

Visit of External Affairs Minister Dr S. Jaishankar to Tajikistan (March 30-31, 2021)

March 26, 2021

বিদেশ বিষয়ক মন্ত্রী ডঃ এছ জয়শংকৰৰ তাজিকিস্তান ভ্ৰমণ (মাৰ্চ 30-31, 2021)

মাৰ্চ 26, 2021

1. তাজিকিস্তানৰ বিদেশ মন্ত্রী মাননীয় মিঃ চিৰজিদ্দিন মোহৰিদ্দিনৰ আমন্ত্ৰণত, বিদেশ বিষয়ক মন্ত্রী ডঃ এছ জয়শংকৰে মাৰ্চ 30-31, 2021 তাৰিখে তাজিকিস্তানলৈ এক চৰকাৰী ভ্ৰমণ কৰিব।
2. এই ভ্ৰমণকালত, বিদেশ বিষয়ক মন্ত্রীজনে নিজৰ প্ৰতিৰূপৰ সৈতে আলোচনাত বহিব দ্বিপক্ষীয় আৰু লগতে পাৰস্পৰিক বুচিৰ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ সকলো দিশ আৱৰি। তেওঁ তাজিকিস্তান গণৰাজ্যৰ ৰাষ্ট্ৰপতি, মাননীয় মিঃ ইমোমালি ৰক্ষনৰ সৈতে যোগাযোগ কৰিব। তেওঁ আন তাজিক মন্ত্রী আৰু বিশিষ্ট ব্যক্তিসকলকো লগ কৰাৰ কথা।
3. বিদেশ বিষয়ক মন্ত্রীয়ে পূৰ্ববৰ্তী কালত দুশাষে ভ্ৰমণ কৰিছিল জুন 2019 চনত এচিয়াৰ যোগাযোগ আৰু বিশ্বাস গঠন পদক্ষেপ সন্মিলনৰ 5ম বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে। এই ভ্ৰমণ হৈছে দুয়োখন দেশৰ মাজৰ সঘন উচ্চ-স্তৰৰ যোগাযোগৰ এক অব্যাহত ভ্ৰমণ যি ভাৰত আৰু তাজিকিস্তানৰ মাজৰ ঘনিষ্ঠ কৌশলগত অংশীদাৰীত্ব অধিক শক্তিশালী কৰিব।
4. বিদেশ বিষয়ক মন্ত্রীজনে আফগানিস্তানৰ ওপৰত হাট অফ্ এচিয়া-ইস্তাম্বুল প্ৰক্ৰিয়াৰ (এইছআ-এ-আইপি) 9ম মন্ত্রী সন্মিলনত অংশগ্ৰহণ কৰিব 30 মাৰ্চ 2021 তাৰিখে দুশাষেত আফগানিস্তান আৰু তাজিকিস্তানৰ বিদেশ মন্ত্ৰীৰ যুটীয়া আমন্ত্ৰণত। তেওঁ আন অংশগ্ৰহণকাৰী দেশসমূহৰ নেতাসকলকো লগ ধৰাৰ কথা আছে।
5. হাট অফ্ এচিয়া-ইস্তাম্বুল প্ৰক্ৰিয়াৰ (এইছআ-এ-আইপি) অধীনৰ ব্যৱসায়, বাণিজ্য আৰু বিনিয়োগ বিশ্বাস গঠন পদক্ষেপৰ (চিবিএম) ৰাষ্ট্ৰীয় প্ৰমুখ হিচাপে, ভাৰতে একত্ৰিত প্ৰচেষ্টা কৰিছে আঞ্চলিক যোগাযোগ শক্তিশালী কৰিবলৈ অঞ্চলটোৰ সৈতে আফগানিস্তানৰ এক বৰ্ধিত অৰ্থনৈতিক অন্তৰ্ভুক্তৰ বাবে। ভাৰত আৰু আফগানিস্তানৰ মাজত এক নিবেদিত বায়ু মালবাহী কৰিডৰ আৰু ইৰানৰ ছাবাহাৰ বন্দৰৰ কাৰ্যকৰীকৰণ হৈছে সেই দিশত কিছুমান খোজ।
6. আফগানিস্তানত শান্তি, সমৃদ্ধি আৰু স্থিৰতাৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে ভাৰতে এক গঠনমূলক ভূমিকা অৱলম্বন কৰি আহিছে। আফগানিস্তানৰ আন্তঃৰাষ্ট্ৰীয় প্ৰক্ৰিয়াত। ভাৰতে আফগানিস্তানৰ ওপৰত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক বিনিয়োগ কৰিছে। এই ভ্ৰমণে আফগানিস্তানৰ ওপৰত এক বিশেষ মনোযোগৰ সৈতে মধ্য এচিয়ান দেশসমূহলৈ আমাৰ যোগাযোগ অধিক উন্নত কৰিব।

নতুন দিল্লী

মাৰ্চ 26, 2021

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.